


প্রশ্ন 1. দুটা বৃত্তের ব্যাসার্দি যথাক্রমে 19 চে.মি. আৰু 9 চে.মি.। এটা বৃত্তের ব্যাসার্দি নির্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান।

সমাধান :



$$\text{প্রথম বৃত্তের ব্যাসার্দি } (\pi_1) = 19 \text{ চে.মি.।}$$

$$\text{দ্বিতীয় বৃত্তের ব্যাসার্দি } (\pi_2) = 9 \text{ চে.মি.।}$$

$$\text{ধৰা হ'ল তৃতীয় বৃত্তের ব্যাসার্দি} = R \text{ চে.মি.।}$$

প্ৰশ্নামতে, প্রথম বৃত্তে পৰিধি + দ্বিতীয় বৃত্তে পৰিধি = তৃতীয় বৃত্তে পৰিধি

$$\Rightarrow 2\pi r_1 + 2\pi r_2 = 2\pi R$$

$$\Rightarrow 2\pi(r_1 + r_2) = 2\pi R$$

$$\Rightarrow r_1 + r_2 = R$$

$$\Rightarrow (19 + 9) = R$$

$$\Rightarrow R = 28 \text{ চে.মি.।}$$

$$\therefore \text{তৃতীয় বৃত্তের ব্যাসার্দি } (R) = 28 \text{ চে.মি.।}$$

প্রশ্ন 2. দুটা বৃত্তের ব্যাসার্দি যথাক্রমে 8 চে.মি. আৰু 6 চে.মি.। এটা বৃত্তের ব্যাসার্দি নির্ণয় কৰা যাৰ কালি বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান।

সমাধান :

$$\text{প্রথম বৃত্তের ব্যাসার্দি } (\pi_1) = 8 \text{ চে.মি.।}$$

$$\text{দ্বিতীয় বৃত্তের ব্যাসার্দি } (\pi_2) = 6$$

থৰা হ'ল তৃতীয় বৃত্তৰ ব্যাসার্দি = R হে.মি.।

প্ৰশ়াস্তে, প্ৰথম বৃত্তৰ পৰিধি + দ্বিতীয় বৃত্তৰ পৰিধি = তৃতীয় বৃত্তৰ পৰিধি

$$\begin{aligned}\Rightarrow \pi R^2 &= \pi_1^2 + \pi_2^2 \\ \Rightarrow \pi R^2 &= \pi(r_1^2 + r_2^2) = r_1^2 + r_2^2 \\ \Rightarrow R^2 &= (8)^2 + (6)^2 \\ \Rightarrow R^2 &= 64 + 36 \\ \Rightarrow R &= \sqrt{100} = 10\end{aligned}$$

\therefore তৃতীয় বৃত্তৰ ব্যাসার্দি (R) = 10 হে.মি.।

প্ৰশ়াস্ত 3. এখন ঘূৰণীয়া আকৃতি ধনু-কীড়ৰ লক্ষ্য কেন্দ্ৰৰ পৰা বাহিৰলৈ পাঁচটা নম্বৰ পোৱা অংশ ক্লমে সোগালী, বঙা, নীলা, ক'লা আৰু বগা বাঞ্চেৰে চিহ্নিত কৰি চিৰি 12.3 ত আৰি দেখুওৱা হৈছে। সোগালী বাঞ্চেৰে নিৰ্দেশ কৰা অঞ্চলটোৰ ব্যাস 21 হে.মি. আৰাক বাকী বৎ দিয়া অঞ্চলৰোৰ প্ৰত্যেকৰে প্ৰয়ু 10.5 হে.মি.। বৎ দিয়া অঞ্চল প্ৰত্যেকৰে কলি নিৰ্গত কৰা।

সমাধান :

সোগালীৰ ক্ষেত্ৰটোৰ ব্যাস = 21 হে.মি.।

$$\begin{aligned}\therefore \text{সোগালীৰ ক্ষেত্ৰটোৰ ব্যাসার্দি } (R_1) &= \frac{21}{2} = 10.5 \text{ হে.মি.।} \\ \therefore \text{সোগালীৰ ক্ষেত্ৰৰ কলি } \pi R_1^2 &= \left(\frac{22}{2} \times \frac{21}{2} \times \frac{21}{2}\right) \text{ হে.মি.।} \\ &= 346.5 \text{ হে.মি.।}\end{aligned}$$

\therefore প্ৰতিটো ঘূৰণীয়া আকৃতিৰ ধনু কীড়ৰ প্ৰয়ু = 10.5 হে.মি.।

\therefore বঙা আৰু সোগালী অঞ্চলৰ ব্যাসার্দি (R_2)

$$= (10.5 + 10.5) \text{ হে.মি.।} = 21 \text{ হে.মি.।}$$

\therefore কলা, নীলা, বঙা আৰু সোগালী বৰ্ষৰ সংযুক্ত ব্যাসার্দি

$$(R_4) = (31.5 + 10.5) \text{ হে.মি.।} = 42 \text{ হে.মি.।}$$

$$\therefore \text{কলাক্ষেত্ৰৰ কলি} = \pi r_4^2 - \pi_3^2$$

$$= [(42)^2 - (31.5)^2]$$

$$\begin{aligned}
 &= \frac{22}{7} [1764 - 992.25] \\
 &= \frac{22}{7} \times 771.75 = 2425.5 \text{ ছ.মি.}^3
 \end{aligned}$$

বগা, কলা, নীলা বঙ্গ আক সোগালী অঞ্চলৰ সংযুক্ত বাসাৰ্দি (R_5) = $R_4 + 10.5 = 42 + 10.5 = 52.2$ ছ.মি.

আকো, কলা, নীলা, বঙ্গ আক সোগালী অংশৰ সংযুক্ত বাসাৰ্দি $R_4 = 42$ ছ.মি.।

\therefore বগা ঘূৰণীয়া অঞ্চলৰ কালি

$$\begin{aligned}
 &= \pi R_5^2 - \pi R_4^2 \\
 &= \pi(R_5^2 - R_4^2) \\
 &= \frac{22}{7} [(52.5)^2 - (42)^2] = \frac{22}{7} [2756.25 - 1764] \\
 &= \frac{22 \times 992.25}{7} = \frac{21829.5}{7} = 3118.5 \text{ ছ.মি.}^3
 \end{aligned}$$

\therefore বগা অঞ্চলৰ কালি = 3118.5 ছ.মি.³

$$\begin{aligned}
 &\therefore বঙ্গ অঞ্চলৰ কালি = \pi R_2^2 - \pi R_1^2 \\
 &= \pi(R_2^2 - R_1^2) = \frac{22}{7} \left[(21)^2 - \left(\frac{21}{2}\right)^2 \right] \\
 &= \frac{22}{7} \left[441 - \frac{441}{4} \right] = \frac{22}{7} \times 441 \left[1 - \frac{1}{4} \right] \\
 &= 22 \times 63 \left[\frac{3}{4} \right] = \frac{11 \times 189}{4} = \frac{2079}{4} \text{ ছ.মি.}^3 \\
 &= 1039.5 \text{ ছ.মি.}^3
 \end{aligned}$$

\therefore বঙ্গ অঞ্চলৰ কালি = 1039.5 ছ.মি.³।

সোগালী, বঙ্গ আক নীলা ঘূৰণীয়া অঞ্চলৰ বাসাৰ্দি

$$(R_3) = (10.5 + 10.5 + 10.5) = 31.5 \text{ ছ.মি.।}$$

$$\begin{aligned}
 &\therefore নীলা অঞ্চলৰ কালি = \pi R_3^2 - \pi R_2^2 \\
 &= \pi(R_3^2 - R_2^2)^2 \\
 &= \frac{22}{7} [(31.5)^2 - (21)^2] \\
 &= \frac{22}{7} [992.25 - 441]
 \end{aligned}$$

$$\begin{aligned}
 &= \frac{22}{7} \times 551.25 \\
 &= \frac{12127.5}{7} = 1732.5 \text{ হে.মি.}^2
 \end{aligned}$$

∴ সোগালী, বঙা, নীলা, কলা আর বগা বঙের ঘূর্ণীয়া ক্ষেত্রের কালি যথাক্রমে 346.5 হে.মি.², 1039.5 হে.মি.²,

1732.5 হে.মি.², 2425.5 হে.মি.², আর **3118.5 হে.মি.²**। (উত্তর)

প্রশ্ন 4. এখন গাড়ীর চকাবোব প্রত্যেকবে ব্যাস 80 চে.মি.। যেতিয়া গাড়ীখনে প্রতি ঘণ্টাত 66 কি.মি. দ্রুতিত গৈ থাকে, প্রতিটো চকাই **10** মিনিটত কিমানটা সম্পূর্ণ ঘূরণ করে ?

সমাধান :

গাড়ীটোর চকাব ব্যাস = **80** হে.মি.।

∴ চকাব ব্যাসার্ক = **40** হে.মি.।

$$= \frac{4}{100} = 0.04 \text{ মি.}$$

∴ চকাব পরিধি = $2\pi r$

$$= 2 \times \frac{22}{7} 0.04 \text{ মি.}$$

$$= \frac{22}{7} \times 0.08 \text{ মি.}$$

চকাটো **10** মিনিটত n -সংখ্যাকৰাৰ ঘূৰি $n \times \left(0.08 \times \frac{22}{7}\right)$ মি. দৃৰছ অতিক্ৰম কৰে।

গাড়ীৰ বেগ = **66** কি.মি./ঘণ্টা।

∴ গাড়ীটো **60** মিনিটত **66** কি.মি. = 66×1000 মিটাৰ দৃৰছ অতিক্ৰম কৰে।

∴ **10** মিনিটত অতিক্রান্ত পথ = $\frac{66 \times 1000}{66} \times 10 = 11000$ মিটাৰ

$$\text{প্ৰশ্নমতে, } n \times \left[\frac{22}{7} \times 0.08 \right] = 11000$$

$$\Rightarrow n = \frac{11000 \times 7}{0.08 \times 22} = 4375$$

∴ গাড়ীৰ চকাটো **10** মিনিটত **4375** বাৰ ঘূৰিৰ।

অনুশীলনী - 12.2


প্রথ 1. 6 চেমি. ব্যাসার্ধিমুক্ত এটা বৃত্তের এটা বৃত্তকলার কালি নির্ণয় করা, যদি বৃত্তকলাটোর কোণ 60° হয়।

সমাধান :

বৃত্তের বৃত্তকলার (Sector) ব্যাসার্ধ (R) = 6 ছেমি.

$$\text{কেন্দ্রীয় কোণ } (\theta) = 60^{\circ}$$

$$\begin{aligned}\therefore \text{বৃত্তকলার কালি} &= \frac{\pi R^2 \theta}{360} \\ &= \frac{22}{7} \times \frac{6 \times 6 \times 60}{360} \\ &= \frac{132}{7} \text{ ছেমি.}^2\end{aligned}$$



$$\therefore \text{বৃত্তকলার কালি} = 18.86 \text{ ছেমি.}^2 \text{ (উত্তর)}$$

প্রথ 2. 22 চেমি. পরিধিমুক্ত এটা বৃত্তের এটা ঢোকার কালি নির্ণয় করা।

সমাধান :

বৃত্তের পরিধি = 22 ছেমি.

$$\Rightarrow 2\pi r = 22$$

$$\Rightarrow R = \frac{22}{2\pi} = \frac{1 \times 7}{22} = \frac{7}{2}$$

$$\therefore \text{কেন্দ্রীয় কোণ } (\theta) = 90^{\circ}$$

$$\begin{aligned}\therefore \text{বৃত্তের এটা ঢোকার কালি} &= \frac{\pi R^2 \theta}{360} \\ &= \frac{22 \times \frac{7}{2} \times \frac{7}{2} \times 90}{360} \\ &= \frac{77}{8} \text{ ছেমি.}^2 \\ &= 9.625 \text{ ছেমি.}^2\end{aligned}$$

$$\therefore \text{বৃত্তের এটা ঢোকার কালি} = 9.625 \text{ ছেমি.}^2$$

প্রথ 3. 15 চেমি. ব্যাসার্ধিমুক্ত এটা বৃত্তের এডাল জ্যাই কেন্দ্রীয় এটা 60° ব কোণ করে। বৃত্তটোর অনুকপ গৌণ আৰু মুখ্য বৃত্তখণ্ডোৱৰ কালি নির্ণয় কৰা। (ব্যৱহাৰ কৰা $\pi = 3014$ আৰু $\sqrt{3} = 1.73$)

সমাধান :

$$\text{বৃত্তের ব্যাসার্ক (}R\text{) }= 15 \text{ হে.মি.।}$$

$$\text{কেন্দ্রীয় কোণ (}\theta\text{) }= 60^{\circ}$$

$$\therefore OA = OB$$

$$\therefore \angle A = \angle B$$

$$\therefore \angle O + \angle A + \angle B = 180^{\circ}$$

$$\Rightarrow 60^{\circ} + \angle A + \angle B = 180^{\circ}$$

$$\Rightarrow \angle A + \angle B = 180^{\circ} - 60^{\circ} = 120^{\circ}$$

$$\Rightarrow \angle A = \angle B = \frac{120^{\circ}}{2} = 60^{\circ} \quad [\because \angle A = \angle B]$$

$$\therefore \angle A = \angle B = \angle = 60^{\circ}$$

$$\therefore OAB \text{ এটা সমবাহু ত্রিভুজ।}$$

\therefore গৌণ বৃত্তখণ্ডের কালি

= গৌণ বৃত্তাংশ কালি - সমবাহু ত্রিভুজের কালি

$$= \frac{\pi R^2 \theta}{360^{\circ}} - \frac{\sqrt{3}}{4} \quad (\text{বাহু})^2$$

$$= \frac{3.14 \times 15 \times 15 \times 60^{\circ}}{360^{\circ}} - \frac{1.73}{4} \times (15)^2$$

$$= 15 \times 15 \left[\frac{3.14 \times 60^{\circ}}{360^{\circ}} - \frac{1.73}{4} \right]$$

$$= \frac{225}{100} \left[\frac{314}{6} - \frac{173}{4} \right]$$

$$= \frac{225}{100} [52.33 - 43.25]$$


$$= \frac{225}{100} \times 9.08$$

$$= \frac{2043}{100} = 20.43$$

\therefore গৌণ বৃত্তখণ্ডের কালি = 20.4 হে.মি.^২।

এতিয়া মুখ্য বৃত্তখণ্ডের কালি

= বৃত্তের কালি - গৌণ বৃত্তখণ্ডের কালি



$$\begin{aligned}
 &= \pi R^2 - 20.43 \\
 &= 3.14 \times 15 \times 15 - 20.43 \\
 &= 706.5 - 20.43 \\
 &= 686.07 \text{ চৰ. মি.}^2
 \end{aligned}$$

∴ মুখ্য বৃত্তখণ্ডের কালি = 686.07 চৰ. মি. ²

প্ৰশ্ন 4. 12 চৰ. মি. ব্যাসাৰ্ছি এটা বৃত্তৰ এড়াল জ্যাই কেন্দ্ৰত এটা 120° ৰ কোণ কৰে। বৃত্তটো অনুকপ বৃত্তখণ্ডটোৰ কালি নিৰ্ণয় কৰা।

(ব্যবহাৰ কৰা $\pi = 3.14$ আৰু $\sqrt{3} = 1.73$)

সমাধান :

বৃত্তৰ ব্যাসাৰ্ছি (R) = 12 চৰ. মি.

কেন্দ্ৰত কোণ (θ) = 120°

$\angle AOB$ -ৰ লহসন সমানিখণ্ডক OM অংকন কৰা হ'ল।

∴ $\angle AOM = \angle BOM = 60^\circ$

∴ $AM = MB = \frac{1}{2}AB$

$\triangle OMA$ ৰ পৰা গাৰ্হণি –

$$\angle AOM + \angle OMA + \angle OAM = 180^\circ$$

$$\Rightarrow 60^\circ + 90^\circ + \angle OAM = 180^\circ$$

$$\Rightarrow 150^\circ + \angle OAM = 180^\circ$$

$$\Rightarrow \angle OAM = 180^\circ - 150^\circ = 30^\circ$$

অনুকপভাৱে, $\angle AOM = 30^\circ = \angle OBM$


$$\therefore \sin 60^\circ = \frac{AM}{OA} \Rightarrow \frac{\sqrt{3}}{2} = \frac{AM}{12} \Rightarrow AM = \frac{\sqrt{3} \times 12}{2} = 6\sqrt{3}$$

$$\therefore AB = 2AM = 2 \times 6\sqrt{3}$$

$$\Rightarrow AB = 12\sqrt{3} \text{ চৰ. মি.}$$

$$\text{আৰু } \cos 60^\circ = \frac{OM}{AO} \Rightarrow \frac{1}{2} = \frac{OM}{12}$$

$$\therefore OM = \frac{12}{2} = 6 \text{ চৰ. মি.}$$



$$\begin{aligned}
 \therefore \text{वृत्तखण्ड कालि} &= \text{वृत्तांश वर्ग कालि} - \Delta OAB \text{-वर कालि} \\
 &= \frac{\pi R^2 \theta}{360^\circ} - \frac{1}{2} AB \times OM \\
 &= \frac{3.14 \times 12 \times 12 \times 120^\circ}{360^\circ} - \frac{1}{2} \times 12\sqrt{3} \times 6 \\
 &= \frac{314}{100} \times \frac{144 \times 120^\circ}{360^\circ} - 36\sqrt{3} \\
 &= 150.72 - 36 \times 1.73 \\
 &= (150.72 - 62.28) \text{ हे. मि.}^2 \\
 &= 88.44 \text{ हे. मि.}^2
 \end{aligned}$$

$$\therefore \text{वृत्तखण्ड कालि} = 88.44 \text{ हे. मि.}^2$$

प्रश्न 5. एखन गाडीचे उपरउपराकै लागी नडकाकै दुटाल वाई पाव आहे। 115° व एटा कोणेवै घूर्ण थका प्रतिभाल वाईपावर 25 चे.मि. दैर्घ्यावर एखन त्रिकोण आहे। त्रिकोणावर प्रतिटो घूर्णव परिस्कार होवा मूळ अंशवर कालि निर्णय करा।

समाधान :

$$\text{एटा गाडीचे वाईपावर दैर्घ्य } (R) = 25 \text{ हे.मि.}$$

$$\text{केन्द्रकोण } (\theta) = 115^\circ$$

$$\therefore \text{वृत्तांश वर्ग कालि} = \text{एटा त्रिकोणावर परिस्कार करा अफलवर कालि}$$

$$\begin{aligned}
 &= \frac{\pi R^2 \theta}{360^\circ} \\
 &= \frac{22}{7} \times \frac{115^\circ \times 25 \times 25}{360^\circ} \\
 &= 627.48 \text{ हे.मि.}^2
 \end{aligned}$$

$$\therefore \text{वाईपावर त्रिकोणावर परिस्कार करा अफलवर कालि}$$

$$\begin{aligned}
 &= (2 \times 627.48) \text{ हे.मि.}^2 \\
 &= 1254.96 \text{ हे.मि.}^2 \text{ (उत्तर)}
 \end{aligned}$$

प्रश्न 6. पानीवर तलत थका शिलबोवर वाबे जाहाजबोवक सतर्क करि दिवाले एटा लाईटहाउटचे बंद बरमीया पोहर 16.5 कि.मि.

दूरत्तले 80° कोणवर एटा वृत्तकलाव उपरत वियपाऱ्या। सागरवर या अफलवर उपरत जाहाजबोवक सतर्क करि दिला हय सेही अंशवर कालि निर्णय करा। (व्याख्या करा $\pi = 3.14$)।

সমাধান : বৃত্তাংশের কোণ (θ) = 180^0

বৃত্তাংশের ব্যাসার্দি (R) = 16.5 কি.মি.

বৃত্তাংশের কালি (সমুদ্র পৃষ্ঠার যি অঞ্চলটি সতর্ক সংকেত পঠোৱা হয়)

$$\begin{aligned} &= \frac{\pi R^2 \theta}{360^0} \\ &= \frac{3.14 \times 16.5 \times 16.5 \times 80^0}{360^0} \text{ কি.মি.} \\ &= 189.97 \text{ কি.মি.} \end{aligned}$$

সমুদ্র পৃষ্ঠাত সতর্ক সংকেত পঠোৱা অঞ্চলটির কালি = 189.97 কি.মি.

প্রথ 7. চিত্র 12.14 ত দেখুওৱাৰ দৰে এখন ঘূৰণীয়া টেবুল কভাৰৰ ছয়টা সমান নক্কা আছে। যদি কভাৰটোৰ ব্যাসার্দি 28 চে.মি. হয়,

তেম্হে প্রতি চে.মি.² ত 0.35 টকা হাৰত নক্কাৰোৰ তৈয়াৰ কৰাৰ খৰচ নিৰ্ণয় কৰা। (ব্যৱহাৰ কৰা $\sqrt{3} = 1.7$)

সমাধান :

ঘূৰণীয়া টেবুল কভাৰৰ সমান মাপৰ নক্কাৰ সংখ্যা = 6

নক্কাৰ ব্যাসার্দি = (R) = 28 চে.মি.

$$\text{প্রতিটো নক্কাৰ কেন্দ্ৰৰ কোণ } (\theta) = \frac{360^0}{6} = 60^0$$

$$\therefore \text{কেন্দ্ৰৰ কোণ} = 60^0 \text{ আৰু } OA = OB$$

$\therefore OAB$ এটা সমবাহু ত্ৰিভুজ। ইয়াৰ প্রতিটো বাহুৰ দৈৰ্ঘ্য = 28 চে.মি.।

টেবুল বভাৰৰ এটা নক্কা কৰা অঞ্চলৰ কালি

= OAB বৃত্তাংশের কালি ΔOAB -ৰ কালি

$$\begin{aligned} &= \frac{\pi R^2 \theta}{360^0} - \frac{\sqrt{3}}{4} (\text{বাহু})^2 \\ &= \frac{22 \times 28 \times 28 \times 60^0}{7 \times 360^0} - \frac{1.73}{4} \times 28 \times 28 \\ &= 410.66 - 333.2 \\ &= 77.46 \end{aligned}$$

\therefore এটা নক্কা কৰা অঞ্চলৰ কালি = 77.46 চে.মি.²

\therefore ছয়টা নক্কা কৰা অঞ্চলৰ কালি = (77.46×6) চে.মি.²



$$= 464.76 \text{ হৰি}^2$$

\therefore প্রতি বর্গ হৰি, টাৰত খৰচ পৰে = 0.35 টকা।

$\therefore 464.76 \text{ হৰি}^2$ ত খৰচ পৰে = (0.35×464.76) টকা।

$$= 162.666 \dots = 162.67 \text{ টকা (প্ৰায়)}$$

অনুশীলনী - 12.3

প্ৰথ 1. চিত্ৰ 12.19 ত, আছদিত অঞ্চলটোৰ কালি উলিওৱা, যদি $PQ = 24$ চেমি., $PR = 7$ চেমি. আৰু বৃত্তটোৰ কেন্দ্ৰ O ।

সমাধান :

প্ৰদত্ত : $PQ = 24$ হৰি, $PR = 7$ হৰি.

RQ = বৃত্তটোৰ ব্যাস।

$\therefore \angle RPO = 90^\circ$ [অৰ্ধবৃত্ত কোণ]

$\therefore PQR$ সমকোণী ত্ৰিভুজৰ পৰা পাৰ্শ্ব -

$$QR^2 = RP^2 + PQ^2$$

$$\Rightarrow QR^2 = (7)^2 + (24)^2 = \sqrt{49 + 576}$$

$$\Rightarrow QR = \sqrt{625} = 25 \text{ হৰি}.$$

$$\therefore \text{ব্যাস} = 25 \text{ হৰি}.$$

$$\therefore \text{ব্যাসান্ত } (R) = \frac{25}{2} \text{ হৰি}.$$

\therefore আছদিত অংশৰ কালি = অৰ্ধবৃত্তৰ কালি ΔRPQ -ৰ কালি


$$= \frac{1}{2} \pi R^2 - \frac{1}{2} RP \times PQ$$

$$= \left[\frac{1}{2} \times \frac{22}{7} \times \frac{25}{2} \times \frac{25}{2} - \frac{1}{2} \times 7 \times 24 \right] \text{ হৰি}^2$$

$$= \left[\frac{6875}{28} - 84 \right]$$

$$= 245.53 - 84 = 161.53 \text{ হৰি}^2$$

\therefore আছদিত অংশৰ কালি = **161.53 হৰি**




- প্রথ 2. চিত্র 12.20 ত, আচ্ছাদিত অঞ্চলটোর কালি নির্ণয় করা যদি O কেন্দ্র যুক্ত এককেন্দ্রিক বৃত্ত দুটোর ব্যাসার্ধ ক্রমে 7 চে.মি. আৰু 14 চে.মি. আৰু $\angle AOC = 40^{\circ}$.

সমাধান :

$$\text{সক বৃত্তটোৰ ব্যাসার্ধ } (r) = 7 \text{ হে.মি.}$$

$$\text{ডাউব বৃত্তটোৰ ব্যাসার্ধ } (R) = 14 \text{ হে.মি.}$$

$$\text{কেন্দ্ৰ কোণ, } \angle AOC(\theta) = 40^{\circ}$$



আচ্ছাদিত অংশৰ কালি

= ডাউব বৃত্তাংশ OAC -ৰ কালি -সক বৃত্তাংশ OBD -ৰ কালি ।

$$\begin{aligned} &= \frac{\pi R^2 \theta}{360} - \frac{\pi R^2 \theta}{360} \\ &= \frac{\pi \theta}{360} [R^2 - r^2] \\ &= \frac{22}{7} \times \frac{40}{360} \times [14^2 - 7^2] \\ &= \frac{22}{63} [196 - 49] \\ &= \frac{22}{63} \times 147 = 51.33 \text{ হে.মি.}^2 \end{aligned}$$

$$\therefore \text{আচ্ছাদিত অংশৰ কালি} = 51.33 \text{ হে.মি.}^2 \text{।}$$


- প্রথ 3. চিত্র 12.21 ত, আচ্ছাদিত অঞ্চলটোৰ কালি নির্ণয় কৰা, যদি 14 চে.মি. বাহু $ABCD$ এটা বর্গক্ষেত্ৰ আৰু APD আৰু BPC অৰ্ধবৃত্ত হয় ।

সমাধান :

$$\text{বৰ্গৰ এটা বাহু} = 14 \text{ হে.মি.}$$

$$\text{অৰ্ধবৃত্তৰ ব্যাস } (AB = BC) = 14 \text{ হে.মি.}$$

$$\begin{aligned} \therefore \text{বৰ্গৰ কালি} &= (\text{বাহু})^2 \\ &= (14 \times 14) \\ &= 196 \text{ হে.মি.}^2 \text{।} \end{aligned}$$



$$\therefore \text{এটা অৰ্ধ-বৃত্তৰ কালি} = \frac{1}{2} \pi R^2$$

$$= \left(\frac{1}{2} \times \frac{22}{7} \times 7 \times 7 \right) \text{ চে.মি.}^2 = 77 \text{ চে.মি.}^2$$

$$\therefore \text{দুটা অর্ধ-বৃত্তৰ কালি} = 77 \times 2 = 154 \text{ চে.মি.}^2$$

\therefore আচ্ছাদিত অংশ কালি = $ABCD$ বর্গৰ কালি - দুটা অর্ধবৃত্তৰ কালি ।

$$= (196 - 154) \text{ চে.মি.}^2 = 42 \text{ চে.মি.}^2$$

$$\therefore \text{আচ্ছাদিত অংশ কালি} = 42 \text{ চে.মি.}^2 \text{ (উভয়)}$$

- প্রশ্ন 4. চির্ত 12.22 ত আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা য'ত 12 চে.মি. বাহৰ এটা সমবাহু ত্ৰিভুজৰ শীৰ্ষ বিন্দু O কেনদৰ হিচাবে থৰি 6 চে.মি. ব্যাসাৰ এটা চাপ বৃত্তীয় চাপ আৰু হৈছে ।

সমাধান :

$$\text{বৃত্তটোৰ ব্যাসার্দি} (R) = 6 \text{ চে.মি.} \text{।}$$

$$OAB \text{ সমবাহু ত্ৰিভুজৰ এটা বাহৰ দৈৰ্ঘ্য} = 12 \text{ চে.মি.}$$

$$\therefore OA = OB = AB = 12 \text{ চে.মি.} \mid \text{আৰু কেন্দ্ৰহৰোণ } 60^\circ$$

$$\therefore \text{মুখ্য বৃত্তাংশৰ কালি} = \text{বৃত্তৰ কালি} - \text{গৌণ বৃত্তাংশৰ কালি}$$

$$\begin{aligned} &= \pi R^2 - \frac{\pi R^2 \theta}{360} \\ &= \frac{22}{7} \times 6 \times 6 - \frac{22}{7} \times 6 \times 6 \times \frac{60}{360} \\ &= \frac{22}{7} \times 6 \times 6 \left[1 - \frac{60}{360} \right] \\ &= \frac{22}{7} \times \left[1 - \frac{1}{6} \right] \\ &= \frac{22}{7} \times 36 \times \frac{5}{6} \\ &= 94.28 \text{ চে.মি.}^2 \end{aligned}$$


$$\therefore \text{মুখ্য বৃত্তাংশৰ কালি} = 94.28 \text{ চে.মি.}^2$$

আকো, OAB সমবাহু ত্ৰিভুজৰ

$$\text{কালি} = \frac{\sqrt{3}}{4} (\text{বাহৰ})^2$$

$$= \left(\frac{1.73}{4} \times 12 \times 12 \right) \text{ চে.মি.}^2$$

$$= (1.73 \times 36) \text{ চে.মি.}^2$$



$$= 62.28 \text{ চৰি.}^2$$

$$\begin{aligned}\therefore \text{আচ্ছাদিত অংশৰ কলি} &= OAB \text{ সমবাহু ত্রিভুজৰ কলি} + \text{মুখ্য বৃত্তাংশৰ কলি} \\ &= (62.28 + 94.28) \text{ চৰি.}^2 \\ &= 156.56 \text{ চৰি.}^2 (\text{উভয়})\end{aligned}$$

প্ৰশ্ন 5. চিত্ৰ 12.24 ত দেখুওৱাৰ মৰে 32 চৰি. ব্যাসাৰ্দ্ধৰ এখন দৃঢ়ীয় টেবুলকভাৰৰ ABC মাজত এটা সমবাহু ত্রিভুজ এবি এটা নকুল কভাৰৰ কলি নিৰ্গত কৰা।


সমাধান :

$$\text{টেবুল কভাৰৰ ব্যাসাৰ্দ্ধ}(R) = 32 \text{ চৰি.}$$

$$\therefore OA = OB = OC = 32 \text{ চৰি.}$$

$\triangle ABC$ সমবাহু ত্রিভুজ –

$$AB = AC = BC = 32$$



$$\therefore \angle AOB = \angle BOC = \angle COA = 120^\circ$$

$\triangle BOC$ -ত, O বিন্দুৰ পৰা BC -ৰ ওপৰত OM লম্ব সমৰিখণক অংকন কৰা হ'ল।

$$\therefore BM = MC = \frac{1}{2} BC$$

$$OB = OC \quad [\text{একে বৃত্তৰ ব্যাসাৰ্দ্ধ}]$$

$$\therefore \angle OBC = \angle OCM$$

$$\therefore \angle O + \angle OBC + \angle OCM = 180^\circ$$

$$\Rightarrow 120^\circ + \angle OBC + \angle OCM = 180^\circ$$

$$\Rightarrow \angle OBC + \angle OCM = 180^\circ - 120^\circ = 60^\circ$$

$$\Rightarrow \angle OBC = \angle OCM = \frac{60^\circ}{2} = 30^\circ \quad [\because OB = OC]$$

আকো, $\angle BOM = \angle COM = 60^\circ$

$\therefore \triangle OMB \cong \triangle OMC$ [$R - H - S$ সীকাৰ্যমতে]

$\therefore \triangle OMB$ -ৰ পৰা –

$$\cos 30^\circ = \frac{BM}{OB}$$

$$\Rightarrow \frac{\sqrt{3}}{2} = \frac{BM}{32} \Rightarrow MB = \frac{32\sqrt{3}}{2} = 16\sqrt{3}$$

$$\therefore BC = 2MB = 2 \times 16\sqrt{3} = 32\sqrt{3} \text{ হে. মি.}$$

$$\therefore \text{বৃত্তৰ কালি} = \pi R^2$$

$$= \frac{22}{7} \times (32)^2 = 3218.28 \text{ হে. মি.}^2$$

$$\Delta ABC \text{-ৰ কালি} = \frac{\sqrt{3}}{4} (\text{বাহু})^2$$

$$= \frac{1.73}{4} \times 32\sqrt{3} \times 32\sqrt{3} = 1328.64 \text{ হে. মি.}^2$$

$$\therefore \text{নক্ষাটোৰ কালি} = \text{বৃত্তৰ কালি} - \Delta ABC \text{-ৰ কালি}$$

$$= 3218.28 - 1328.64$$

$$= 1889.64 \text{ হে. মি.}^2 \text{। (উত্তৰ)}$$

প্ৰশ্ন 6. কেন্দ্ৰ O আৰু বাসাৰ্ক 21 চে.মি. আৰু 7 চে.মি. এককেন্ডিক বৃত্ত দুটাৰ কুমে AB আৰু CD দুটা চাপ (চিৰ 12.32)। যদি

$\angle AOB = 30^\circ$, তেন্তে আছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা।


সমাধান :

$$\text{বৃত্তাংশ } OBA \text{-ৰ বাসাৰ্ক} (R) = 21 \text{ হে.মি.।}$$

$$\text{বৃত্তাংশ } ODC \text{-ৰ বাসাৰ্ক} (r) = 7 \text{ হে.মি.।}$$

$$\text{বৃত্তাংশ কেন্দ্ৰহৰ কোণ} (\theta) = 30^\circ$$

$$\therefore \text{ডাঙৰ বৃত্তাংশ কালি} (OAB) = \frac{\pi R^2 \theta}{360^\circ}$$



$$= \frac{22 \times 21 \times 21 \times 30^\circ}{7 \times 360^\circ}$$

$$= 115.5 \text{ হে.মি.}^2 \text{।}$$

$$\therefore \text{সৰু বৃত্তাংশৰ কালি} (ODC) = \frac{\pi R^2 \theta}{360^\circ}$$

$$= \frac{22 \times 7 \times 7 \times 30^\circ}{7 \times 360^\circ}$$

$$= 12.83 \text{ হে.মি.}^2 \text{।}$$

এতিয়া, আচ্ছাদিত অংশৰ কালি

$$= \text{ডাঁৰ বৃত্তাংশৰ কালি} - \text{সকল বৃত্তাংশৰ কালি}$$

$$= 115.5 - 12.83$$

$$= 102.66 \text{ হে.মি.}^2 \text{। (উত্তৰ)}$$

প্ৰ৶ 7. 12.33 ত 14 চেমি. ব্যাসান্তি এটা বৃত্তৰ ABC এটা চোক আৰু BC ক বাস হিচাপে লৈ এটা অৰ্ধবৃত্ত অংকা হ'ল। আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা।

সমাধান : বৃত্তৰ এক-চতুর্থাংশৰ ($ACPB$) ব্যাসান্তি (r) = 14 হে.মি.² আৰু এক-চতুর্থাংশৰ কেন্দ্ৰৰ কোণ (θ) = 90^0 ।

$$AB = AC = 7 \text{ চেমি.}$$

$$\text{ABC ত্রিভুজৰ কালি} = \frac{1}{2} \times AB \times BC$$


$$= \frac{1}{2} \times 14 \times 14$$

$$= 98 \text{ হে.মি.}^2$$

$$\therefore ACPB \text{ বৃত্তাংশৰ কালি} = \frac{\pi R^2 \theta}{360^0}$$

$$= \frac{22 \times 14 \times 14 \times 90^0}{7 \times 360^0}$$

$$= 154 \text{ হে.মি.}^2$$



$BOPC$ -ৰ কালি = $ABPC$ বৃত্তাংশৰ কালি ΔABC ৰ কালি

$$= 154 \text{ হে.মি.}^2 - 98 \text{ হে.মি.}^2$$

$$= 56 \text{ হে.মি.}^2$$

ΔBAC -ৰ পৰা গাওঁ -

$$AB^2 + AC^2 = BC^2$$

$$\Rightarrow (14)^2 + (14)^2 = BC^2$$

$$\Rightarrow BC = \sqrt{196 + 196} = \sqrt{2 \times 196} = 14\sqrt{2}$$

$$\therefore BOCR \text{ অৰ্ধ-বৃত্তৰ ব্যাসান্তি} = \frac{14\sqrt{2}}{2} = 7\sqrt{2}$$

$$\therefore \text{অৰ্ধ-বৃত্তৰ কালি} = \frac{\pi R^2}{2} = \frac{22 \times 7\sqrt{2} \times 7\sqrt{2}}{7 \times 2}$$

$$= \frac{22 \times 7 \times 7 \times 2}{7 \times 2}$$

$$= 154 \text{ हेमि.}^2$$

∴ आच्छादित अंशव काली =

अर्थ-बुद्धि- [वृत्तांशव काली - ΔBAC -व काली]

$$= 154 - [154 - 98]$$

$$= 154 - 56 = 98 \text{ हेमि.}^2 \text{ | (उत्तर)}$$

प्रश्न 8. प्रतिटो 8 चे.मि. व्यासार्द्ध बुद्धि दूटा चोकव माजत चित्र 12.34 त उमेहतीया नस्ता थका अळ्डलटोव काली निर्णय करा।

समाधान : वर्गफेक्ट्रोव बाहु = 8 हेमि.

$$\therefore \text{वर्गफेक्ट्रोव काली} = (\text{बाहु})^2$$

$$= (8)^2 = 64 \text{ हेमि.}^2 \text{ |}$$

BD कर्ष वर्गक दूटा अंशव विभक्त करिहे।

∴ ΔABD -व काली ΔBDC -व काली |

$$\text{वृत्तांशव केन्द्रस्थ कोण} (\theta) = 90^\circ$$

$$\text{वृत्तांशव काली} = \frac{\pi R^2 \theta}{360^\circ}$$

$$= \frac{22 \times 8 \times 8 \times 90^\circ}{7 \times 360^\circ} = 50.28 \text{ हेमि.}^2$$

$$\Delta ABD\text{-व काली} = \frac{1}{2} \times AB \times AD$$

$$= \frac{1}{2} \times 8 \times 8 = 32 \text{ हेमि.}^2$$

∴ $DMBPD$ वृत्तांशव काली = $ABPD$ वृत्तांशव काली - ΔABD -व काली

$$= 50.28 - 32$$

$$= 18.28 \text{ हेमि.}^2$$

$$\therefore \text{आच्छादित अंश} = 2 \times DMBPD$$

$$= (2 \times 18.28) = 36.56 \text{ हेमि.}^2 \text{ | (उत्तर)}$$

